

মুক্ত শিক্ষিক সমল

শ্রেণীঃ দ্বিতীয়

বিষয় : গণিত

এই সমলৰ সংক্ষিপ্ত বাপ বেখা

পাঠ নং ১১

পাঠৰ নাম : জোখ-মাখ

বিষয়বস্তু/ধূসৰ ক্ষেত্ৰ/শিকন ঘাটি : জোখ-মাখ

শৈক্ষিক দিনপঞ্জী মতে শিকনৰ মাহ : চেপ্টেন্সৰ

শিকন ফলাফল	শিক্ষণ-শিকন প্রক্ৰিয়া/কাৰ্য	প্ৰয়োজনীয় সামগ্ৰী	মূল্যায়নৰ আহিলা	বিষয় অধ্যয়ন	মন্তব্য
১	২	৩	৪	৫	৬
অনিদ্বাৰিত একক, যেনে- পেঁওঁল / মাৰি / কাপ / চামুচ / বাল্টি আদিৰ সহায়ত দৈৰ্ঘ্য, দূৰত্ব আৰু ধাৰণ ক্ষমতা জুখিব আৰু অনুমান কৰিব পাৰিব।	বাস্তৱ বস্তুৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক জড়িতকৰণ কৰি কৰা জোখ- মাখৰ ত্ৰিয়াকলাপ/কাৰ্যাবলী।	<ul style="list-style-type: none"> ● কিতাপ, বই, বিভিন্ন কাৰ্যৰ কলম, স্কেল, ডাষ্টাৰ আদি শ্ৰেণীকোঠাৰ সামগ্ৰীসমূহ ● গচ্ছ পাত, মাৰি, চামুচ, ফণি, চাৰি, খালী বটল ইত্যাদি। ● বাল্টি, মগ, কাপ, গিলাচ, টেমা, বটল ইত্যাদি। 	<ul style="list-style-type: none"> বিভিন্ন কাৰ্যৰ জৰিয়তে আৰু প্ৰক্ষ সুধি মূল্যায়ন কৰা। 	<ul style="list-style-type: none"> এটি বিষয় অধ্যয়ন সংলগ্ন কৰা হৈছে। 	নিৰ্দ্বাৰিত শিকন ফলাফল আয়ত্তকৰণৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক শ্ৰেণীকোঠাৰ ভিতৰত বিভিন্ন কাৰ্য কৰোৱা হৈছে আৰু ত্ৰিয়াকলাপ সমূহ কৰি থকাৰ লগে লগে মূল্যায়ন কৰিব বিচৰা হৈছে।

শিকনৰ ফলাফলঃ অনির্দ্বাৰিত একক যেনে, পেঞ্চিল / মাৰি, কাপ/চামুচ/ বাল্টি আদিৰ
সহায়ত দৈৰ্ঘ্য, দূৰত্ব আৰু ধাৰণ ক্ষমতা জুখিব আৰু অনুমান কৰিব পাৰিব।

কোন পাঠৰ অন্তৰ্ভুক্ত : পাঠ্যপুঁথিত জড়িত পাঠ, পাঠ নং ১১ (নতুন গণিত) জোখ-মাখ
শৈক্ষিক দিনপঞ্জীমতে চেপেম্বৰ মাহৰ বাবে নির্দ্বাৰিত পাঠ।

উপ-অৰ্হতা :

- অনির্দ্বাৰিত এককৰ আৱশ্যকতাৰ বিষয়ে উপলব্ধি কৰিব।
- অনির্দ্বাৰিত একক যেনে, হাত, বেগেত, ভৰি আদিৰ দ্বাৰা দৈৰ্ঘ্যৰ জোখ ল'ব পাৰিব।
- যিকোনো বস্তুৰ জোখ অনুমান কৰিব পাৰিব আৰু অনির্দ্বাৰিত এককৰ দ্বাৰা জোখ-মাখ কৰি শুন্দতা নিকাপণ কৰিব পাৰিব।
- কোনো পাত্ৰৰ ধাৰণ ক্ষমতা অনুমান কৰিব আৰু জুখিব পাৰিব।

পাতনি

গণিতৰ ব্যৱহাৰিক দিশ সম্পর্কে উপলব্ধি কৰোৱাটোৱেই এই শৈক্ষিক সমলৰ মুখ্য উদ্দেশ্য। প্রাথমিক পয়ৰ্যায়ত
ছাত্র-ছাত্রীসকলক জোখ-মাখৰ ধাৰণা দিবলৈ শিক্ষকসকলে বিশেষ কষ্ট নকৰাকৈ, আনন্দদায়কভাৱে এই অৰ্হতাটো
কেনেদৰে আয়ত্ত কৰাৰ পাৰিব তাৰ এটা চমু আভাস দিবলৈ চেষ্টা কৰা হৈছে। বিদ্যালয়ৰ পৰিৱেশত ছাত্র-ছাত্রীক
যিকোনো কাম কৰিবলৈ দিলে আনন্দ পায়। প্ৰাৰম্ভিক পয়ৰ্যায়ত শিশুসকলক জোখ-মাখৰ অনির্দ্বাৰিত এককসমূহ কেনেদৰে
ব্যৱহাৰ কৰা হয়, তাক শিকাওতে যথেষ্ট পৰিমাণৰ মনোগ্ৰাহী ক্ৰিয়াকলাপৰ দ্বাৰা সিহঁতৰ মন পাঠটোৰ প্ৰতি আকৰ্ষিত
কৰিব পৰা যায়। যেতিয়া ছাত্র-ছাত্রীয়ে বুজি উঠিব যে সিহঁতে খাওতে, শোওতে, উঠোতে-বহোতে বা দৈনন্দিন কৰা
ঘৰৱৰা কাম-কাজতো গণিত সোমাই আছে তেতিয়া বিষয়টোৰ প্ৰতি থকা অহেতুক ভয় ভাৱ আঁতিৰি যাব আৰু হাতে-
কামে কৰি গণিত শিকাৰ আনন্দ লাভ কৰিব পাৰিব।

এই সমলৰ শৈক্ষিক উদ্দেশ্যঃ

- পৰিৱেশত পোৱা / শ্রেণীকোঠাত থকা বিভিন্ন বস্তুসমূহ যেনে হাত, বেগেত, আঁঙ্গলি, ভৰি আদি ব্যৱহাৰ কৰি
জুখিবলৈ ছাত্র-ছাত্রীক উৎসাহিত কৰিবলৈ সক্ষম হ'ব।
- যিকোনো বস্তুৰ দৈৰ্ঘ্যৰ জোখ অনুমান কৰিবলৈ মনোগ্ৰাহী ক্ৰিয়াকলাপৰ দ্বাৰা অনুশীলন কৰাৰলৈ কিছুমান উপায়
বিচাৰি পাব।
- হাতে-কামে কৰি যিকোনো পাত্ৰৰ ধাৰণ ক্ষমতা সম্পর্কে বুজাত সহায় কৰিব পাৰিব।
- ক্ৰিয়াকলাপসমূহ কৰাওতে ছাত্র-ছাত্রীৰ সক্ৰিয় অংশ গ্ৰহণ নিশ্চিত কৰাৰলৈ সক্ষম হ'ব।

পুৰোজ্ঞানঃ

- প্ৰাক্সাংখ্যিক ধাৰণা থকা।
- পৰিৱেশত দেখা চুটি আৰু দীঘল বস্তুৰ নাম ক'ব পৰা
- ওখ-চাপৰ, চুটি দীঘল, ওচৰ-দূৰ, কম-বেছি আদিৰ মাজত পাৰ্থক্য উলিয়াব জনা।

শিকনৰ দিশসমূহঃ

- নিজে ব্যৱহাৰ কৰা বস্তুৰ লগতে শ্রেণীকোঠাত থকা বস্তুসমূহ শৰীৰৰ অঙ্গ ব্যৱহাৰ কৰি কেনেদৰে জুখিব পাৰি, সেই
সম্পর্কে জানিব পাৰিব।

- কোনো বস্তু দেখিলে অনিদ্রাবিত একক যেনে, হাত, বেগেত, আঙুলি আদির ব্যবহারে অনুমান করি জোখ করিব পাৰিব।
- জুলীয়া বস্তুৰ ধাৰণ ক্ষমতা সম্পর্কে জানিব আৰু মগ, গিলাচ, বটল আদিৰ সহায়ত জুখিব পৰা হ'ব।
- হাতেৰে দাঙি বা পৰ্যবেক্ষণ কৰি বস্তুৰ ওজন অনুমান কৰিব পাৰিব আৰু ওজন জোখা দগাৰ লগত পৰিচয় হ'ব।

শিক্ষণ-শিকন প্রক্ৰিয়া:

কায়তিভিক

কার্য ১:

শিক্ষকে ছাত্র-ছাত্রীক তেওঁৰ হাতত থকা তিনিবিধ সামগ্ৰী, যেনে- স্কেল, কলম আৰু চকৰ ভিতৰত কোনবিধ সামগ্ৰী আটাইতকৈ দীঘল আৰু কোনবিধ আটাইতকৈ চুটি প্ৰশংসন সুধিব, ছাত্র-ছাত্রীয়ে পৰ্যবেক্ষণ কৰি উভৰ দিব। সিহঁতে দিয়া উভৰৰ পিছত স্কেলডাল কিমানডাল চক পেঞ্চিলৰ সমান হ'ব অনুমান কৰি ক'বলৈ ক'ব। ছাত্র-ছাত্রীয়ে দিয়া আনুমানিক জোখটো সঠিক হৈছেনে, সিহঁতক জুখি দেখুৱাবলৈ ক'ব। জোখা কাৰ্যটোত শিক্ষকে ছাত্র-ছাত্রীক সহায় কৰিব। একেদৰে কিমানটা কলমৰ সমান স্কেলডাল হ'ব তাকো সুধিব। ছাত্র-ছাত্রীয়ে অনুমান কৰি উভৰ দিব আৰু জোখটো সঠিক হৈছেনে নিজে জুখি চাব। ইয়াৰ পিছত হাতে-কামে কৰাৰ সুযোগ দিয়াৰ বাবে সিহঁতৰ নিজ ইচ্ছা অনুসৰি বস্তু কিছুমান পেঞ্চিল বা চকৰ সহায়ত জুখিবলৈ দিয়ক। প্ৰত্যেকৰে জোখা কাৰ্যত শিক্ষকে সহায় কৰিব।

কার্য ২:

ওপৰৰ কায়খিনিৰ পিছত সিহঁতৰ হাতৰ আঙুলিৰ সহায়ত কিতাপ, কলম, পেঞ্চিল আদি জোখা কাৰ্য কৰাব। এইদৰে জোখা কাৰ্যটোত শিক্ষকে প্ৰত্যেককে সহায় কৰিব। তাৰ পিছত এবেগেতৰ ধাৰণা দি কিতাপ, ডেক্স-বেঞ্চ আদি বেগেতৰ সহায়ত জোখাত সিহঁতক সহায় কৰিব।

কার্য ৩:

শিক্ষকে শিক্ষার্থীৰ সংখ্যা অনুসৰি ২ৰাঢ় জনীয়া দলত ভাগ কৰি তলত দিয়া ধৰণে দলত কামবোৰ ভৰাই দিব।

দল নং-১ঃ	কিতাপৰ দীঘ জুখিব (বেগেত ব্যৱহাৰ কৰি)
দল নং-২ঃ	ডেক্সৰ দীঘ (হাত ব্যৱহাৰ কৰি)
দল নং-৩ঃ	ডাষ্টাবৰ দীঘ (আঙুলি ব্যৱহাৰ কৰি)
দল নং-৪ঃ	মজিয়াৰ দীঘ (ভৰিৰ সহায়ত) ইত্যাদি।

দলৰ প্ৰতিজন সদস্যয়ে জোখ
ল'ব আৰু কিমান হয় ক'ব।

কার্য ৪:

শিক্ষকে এখন মোনাত থিতাতে পোৱা কিছুমান সামগ্ৰী, যেনে- চক, ডাষ্টাব, পেঞ্চিল, কলম, চাবি, চামুচ, ফণি, গছৰ পাত, খালী বটল, স্কেল আদি ভৰাই আনিব। এতিয়া শ্ৰেণীৰ ছাত্র-ছাত্রীসকলক এজন এজনকৈ মাতি চকুৰে নোচোৱাকৈ বেগটোত হাত ভৰাই যিকোনো এবিধ বস্তু ল'বলৈ দিয়ক। বস্তুবিধ লৈ সিহঁতক নিজৰ নিজৰ স্থানত বহিবলৈ দিয়ক। এতিয়া প্ৰত্যেককে নিজৰ বহীত এখন তালিকা কৰি বস্তুবিধৰ নাম আৰু সিহঁতৰ নিজৰ হাতৰ আঙুলি ব্যৱহাৰ কৰি পোৱা জোখ লিখিবলৈ দিয়ক। প্ৰয়োজন সাপেক্ষে শিক্ষকে জোখাত সহায় কৰিব। এইবাৰ দুজনৰ মাজত বস্তুৰোৰ সলনা-সলনি কৰি জুখিবলৈ কওঁক। দুয়োজনে লোৱা জোখৰ ক্ষেত্ৰত কিছু তাৰতম্য দেখা পাইছেনে?

শেষত শিক্ষকে প্ৰত্যেকৰে হাতৰ আঙুলিৰ দৈৰ্ঘ্য যে সমান নহয় আৰু তাৰ বাবে জোখত সামান্য হ'লেও তাৰতম্য দেখা যায় তাক বুজাই দিব। প্ৰয়োজন সাপেক্ষে শিক্ষকে জোখৰ পাৰ্থক্য দেখুৱাবলৈ নিজৰ হাতৰ আঙুলি ব্যৱহাৰ কৰি জুখিব।

শেষত শিক্ষকে অনিদ্রাবিত একক ব্যৱহাৰ কৰি যে আনুমানিক জোখহে ল'ব পাৰি, যিটো প্ৰকৃত জোখ নহয় তাক বুজাই দিব আৰু নিৰ্দ্বাৰিত এককৰ আৱশ্যকতা সম্পৰ্কে উপলক্ষি কৰোৱাৰ।

কার্য ৫:

আপুনি শ্রেণীকোঠাত প্লাষ্টিকের বাল্টি পানী, জগ এটা, মগ এটা, কাপ, গিলাচ, আধা লিটারের পানীর খালী বটল, খালী টেমা আগতীয়কাকে যোগাব কৰি থওক। এতিয়া ছাত্র-ছাত্রীক এজন এজনকে মাতি গণিতের কিতাপের পাঠ নং ১১ ব পৃষ্ঠা নং ১৫ ব ক্রিয়াকলাপবোৰ কৰাওক। ইয়াৰ দ্বাৰা কোনটো পাত্ৰত কিমান ধৰিব তাৰ ধৰণা দিব পাৰিব। যেনে- এটা মগত ১০ কাপ পানী ধৰিব ইত্যাদি।

বিষয় অধ্যয়নঃ

গুৱাহাটীৰ এ.কে. আজাদ প্রাথমিক বিদ্যালয়ৰ শিক্ষক মহম্মদ নুৰ আজিজ আলী চাৰে জোখ-মাখৰ ধাৰণা কেনেদৰে দিয়ে সোধাত কলৈ—

“মোৰ শ্রেণীকোঠাত সদায় এডাল ১ মিটাৰ দীঘল মাৰি বাখো। ছাত্র-ছাত্রীৰ মন আকৰ্ষণৰ বাবে মোৰ টেবুলখন কিমান দীঘল অনুমান কৰিবলৈ দিওঁ। তাৰ পিছত মোৰ সন্মুখত থকা খালী ঠাইথিনিত কিমানখন টেবুল জুৰিব অনুমান কৰিবলৈ দিওঁ। সিহঁতে কোৱা বিভিন্ন অনুমানিক জোখৰ ওপৰত ভিত্তি কৰি খালী ঠাইথিনি এজন ছাত্রক মাতি আনি জুখিব দিও আৰু জোখা কাৰ্যত মই সহায় কৰি দিও। এজনে শ্রেণীকোঠাটোৰ প্ৰস্থ জুখিব। প্ৰস্থ জোখাত উক্ত মাৰিডালৰ সহায়ত কেই মাৰি হয় সেই হিচাবত জোখা হয়।

ইয়াৰ পিছত ছাত্রজনৰ ভৱিব পতাৰে কিমান ভৱি হ'ব তাক অনুমান কৰিবলৈ দিওঁ। উক্ত কাৰ্যত সকলো ছাত্র-ছাত্রীক নিজৰ নিজৰ ভৱিব পতাৰে জোখটো অনুমান কৰিবলৈ কোৱা হয়। অনুমানবোৰ মিলে নে নিমিলে প্ৰমাণ কৰাৰ সুযোগ লাভ কৰে। এইদৰে আনন্দেৰে মোৰ লগত সহযোগ কৰি সিহঁতে কাৰ্যাথিনি কৰে।”

চিন্তনঃ

- ওপৰোক্ত কাৰ্যসমূহ কৰি ছাত্র-ছাত্রীয়ে আনন্দ লাভ কৰিছেন?
- শৰীৰৰ অঙ্গ ব্যৱহাৰ কৰি জোখা কাৰ্য তেওঁলোকে ঠিকমতে কৰিব পাৰিছেন?
- তেওঁলোকে সময়ে সময়ে আপোনাক প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰিছিলনে?
- আপুনি নিৰ্দেশ দিয়াৰ উপৰিও তেওঁলোকে নিজে হাততে পোৱা বস্ত্ৰবোৰ জুখি চাবলৈ আগ্ৰহাবিত হৈছিলনে?

আপোনাৰ শিক্ষণ অভ্যসনৰ প্ৰতিফলনঃ

কাৰ্যকেইটা কৰাৰ পিছত ছাত্র-ছাত্রীসকলে কি শিকিলে চিন্তা কৰিবলৈ আপুনি সিহঁতক সুযোগ দিছিলনে? সিহঁতৰ দৈনন্দিন কাম-কাজত জোখ-মাখ কেনেদৰে ব্যৱহাৰ হৈ আছে তাক অনুভৱ কৰাৰলৈ আপুনি সক্ষম হৈছিলনে? কাৰ্যকেইটাৰ দ্বাৰা কি গাণিতিক জ্ঞান অৰ্জন কৰিলে তাক জানিব পাৰিছিলনে?

আপুনি কাৰ্যবোৰৰ প্ৰতি ছাত্র-ছাত্রীৰ মন আকৰ্ষিত কৰিব পাৰিছিলনে বা সিহঁতৰ আগ্ৰহ জন্মাব পৰা সঠিক প্ৰশ্ন ব্যৱহাৰ কৰিব পাৰিছিলনে? ছাত্র-ছাত্রীসকলৰ কিবা খোকোজা থাকিলে বা জোখাত অসুবিধা পালে সেইবোৰ দূৰ কৰিব পাৰিছিলনে?

মুঠতে, শিকাৰকেন্দ্ৰিক বাতাবৰণ সৃষ্টি কৰি ওপৰোক্ত শিকনৰ ফলাফল ছাত্র-ছাত্রীসকলে আহৰণ কৰিব পাৰিছিল বুলি আপুনি নিশ্চিত হৈছিলনে?

সামৰণিঃ

এই শৈক্ষিক সমন্বয় অধ্যয়ণ কৰি দ্বিতীয় শ্রেণীৰ ছাত্র-ছাত্রীক সম্পূৰ্ণ অংশ প্ৰহণ কৰাই ক্রিয়াকলাপৰ জৰিয়তে কিদৰে জোখ-মাখৰ ধাৰণা দিব পাৰি তাৰ আভাস পালে। লগতে নিৰ্দ্বাৰিত পাঠটোত থকা কাৰ্যবোৰ পৰিকল্পিতভাৱে শ্রেণীকোঠাত কৰালে নিশ্চয় উপকৃত হ'ব পাৰিব। মুঠতে শিক্ষকজনে শ্রেণীকোঠাত এনে ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে শিকাৰকৰে সক্ৰিয় অংশ প্ৰহণত উৎসাহ দেখুৱায় আৰু গাণিতিক ধাৰণাসমূহ আমোদজনকভাৱে আয়ত্ত কৰিব পাৰে।